

ফাতহুল মুঈন ফী তাক্বীব মানহাজ আচ-ছালিকীন অতাওজীহ আল-ফিকহ ফিদীন

প্ৰস্তুতঃ শ্বাইখ হাইছাম বিন মুহাম্মদ ছাবহান (হাফিজুল্লাহ)

(প্ৰাক্তন শিক্ষক মছজিদ আন-নবাবী)

জাকাতুল ফিতৰ বা ফিৎৰাৰ বিধান:

ৰমজানৰ শেষৰ দিনা সূৰ্যাস্ত যোৱাৰ পিছত সৰু হওক বা ডাঙৰ, পুৰুষ হওক বা মহিলা, দাস হওক বা স্বাধীন, প্ৰতিজন মুছলমানৰ ওপৰতে ফিৎৰা আদায় দিয়া অনিবাৰ্য, এইটো আদায় কৰিব প্ৰত্যেক সেই ব্যক্তিয়ে যাৰ ওচৰত ইমানখিনি সম্পদ আছে যে, যাৰ দ্বাৰা সি ঈদৰ দিনা আৰু ৰাতি নিজৰ আৰু পৰিয়ালৰ মৌলিক প্ৰয়োজন পূৰণ কৰাৰ পিছত, তাৰ ওচৰত কিবা অতিৰিক্ত থাকিব।

গৰ্ভত থকা সন্তানৰ ফিৎৰা আদায় দিয়াটো মুস্তাহাব

• ফিৎৰাৰ বিধান প্ৰণয়ন কৰাৰ ৰহস্য:

- ইয়াৰ দ্বাৰা ৰোজাদাৰৰ ৰোজাক ক্ৰটিমুক্ত কৰা হয়।
- লগতে এইটো এটা অন্যতম কাৰণ যে, ঈদৰ দিনা যাতে ফকীৰ মিছকীনসকলে খুজি-মাগি খাবলগীয়া নহয়।

• ফিৎৰা আদায় দিয়াৰ সময়ঃ

ঈদৰ এদিন বা দুদিন আগত আদায় কৰা বৈধ।

ফজৰৰ পিছত আৰু ঈদৰ নামাজৰ আগত আদায় দিয়া মুস্তাহাব।

ঈদৰ নামাজৰ পিছত আদায় দিয়া হাৰাম।

ফিৎৰা হিচাপে কি আদায় দিব লাগে:

মানুহৰ বাবে পুষ্টিকৰ এক ছা পৰিমাণ খাদ্য দ্ৰব্য। উন্নতমানৰ ঘেঁহুৰ এক ছা'ৰ পৰিমাণ হৈছে ২ কিলো ৪০গ্ৰাম, আৰু সেই অনুসৰি প্ৰতিটো প্ৰকাৰৰ খাদ্যৰ ওজন বেলেগ বেলেগ।

মুদ্ৰাৰ দ্বাৰা ফিৎৰা দিয়া বৈধ নহয়।

বিখ্যাত কিছুমান খাদ্যবস্তুৰ এক ছাৰ পৰিবৰ্তে মেট্ৰিক পদ্ধতিত তাৰ ওজন।

আটাঃ ১৪০০ গ্ৰাম

ঘেঁহুঃ ২০৪০ গ্ৰাম

বীনঃ ২০৬০ গ্ৰাম

চুজিঃ ২০০০ গ্ৰাম

দালিঃ ২১০০ গ্ৰাম

খেজুৰঃ ১৮০০ গ্ৰাম

চাউলঃ ২৩০০ গ্ৰাম

বুট মাহঃ ২০০০ গ্ৰাম

কিচমিচঃ ১৬৪০ গ্ৰাম

প্ৰাপক আৰু পৰিমাণৰ ওপৰত ভিত্তি কৰি জাকাতৰ প্ৰকাৰ:

[1] এনেকুৱা জাকাত যিটোত দিবলগীয়া ধনৰাশি, পৰিশোধকাৰী আৰু গ্ৰহণকাৰীক নোচোৱাকৈ নিৰ্দিষ্ট কৰা হয়, যেনে জাকাত আল-ফিতৰ।

[2] যিটোত দিবলগীয়া ধন আৰু গ্ৰহণকাৰী দুয়োটোকে নিৰ্দিষ্ট কৰা হৈছে, যেনে ক্ষতিসাধনৰ ক্ষতিপূৰণ: "ছয়জন মিছকীনক খাদ্য দান কৰিব লাগিব; প্ৰতিজন মিছকীনক আধা ছাকৈ প্ৰদান কৰিব লাগিব।"

[3] যিটোত আদায়কাৰী আৰু গ্ৰহণকাৰী দুয়োকে নিৰ্দিষ্ট কৰা হৈছে, কিন্তু পৰিমাণ নিৰ্দিষ্ট নাই, যেনে শপতৰ কাফফাৰা।